

বন্ধু বিজ্ঞান অধ্যয়ন

বিজ্ঞান যুগান্তকারী আরিফ্কাব আৰু ইয়াৰ প্ৰয়োগে মানৱ সমাজক ব্যাপক সুবিধাজনক হিতিত উপনীত কৰাইছে। এই আরিফ্কাবসমূহৰ সুফল হিচাপে পৃথিৰীৰ মানসিক আয়তন সংকুচিত হোৱাৰ লগতে এইবোৰৰ আধাৰত ন ন চিন্তাৰ বিকাশ সম্ভৱ হৈছে। কিন্তু, প্ৰতিবিধি বৈজ্ঞানিক আরিফ্কাবৰ আঁৰত আছে বিজ্ঞানীসকলৰ অপৰিসীম কষ্ট, সাধনা আৰু ত্যাগৰ কাহিনী। এই সাধনাৰ যাত্রা অবিবত। মানৱ সভ্যতাৰ ন ন স্তৰত প্ৰতিটো বিষয় বা ক্ষেত্ৰত বিশেষ ধৰণৰ কাষই মানুহৰ বন্ধু বিজ্ঞান অধ্যয়নক ভৱিষ্যতে অধিক সমৃদ্ধি কৰাত সহায় কৰিব।

বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল। ইয়াৰ ফলত মানুহে অস্তুত আস্তুত কাম কৰিব লাগিছে। ৰে'ল, জাহাজ, টেলিগ্ৰাফ, ফটোগ্ৰাফ, ফনোগ্ৰাফ, টেলিফোন, গ্ৰামোফোন, অনুবীক্ষণ, দূৰবীক্ষণ, সম্প্ৰতি ওলোৱা বিমান, নানাবিধি ঔষধ আৰু নানা বকম চিকিৎসাৰ প্ৰণালী— এই আটাইবিলাক বিজ্ঞান- চৰ্চাৰ ফল। বিজ্ঞান-চৰ্চা কৰিলে প্ৰকৃতিৰ গুণ্ট তত্ত্ব ভেদ কৰিব পাৰি, অৰ্থাৎ প্ৰাকৃতিক ঘটনাবোৰৰ মূল কাৰণ জানিব পাৰি। আমাৰ সন্মুখত নানা বকম ঘটনা ঘটে। যেনে- ঢোলত কোৰ মাৰিলে শব্দ উঠে, হাবিয়নিত চিএজিলে প্ৰতিধ্বনি হয়। এইবিলাক ঘটনা আমি দিনে নিশাই দেখি আছোঁ কিন্তু কাৰণ সুধিলে ক'ব নোৱাৰোঁ। বিজ্ঞান শাস্ত্ৰ শিক্ষা কৰিলে এনেবিলাক ঘটনাৰ কাৰণ জনা যায়। বিজ্ঞানবিদ পশ্চিতসকলে বিজ্ঞানৰ ফলত এই কাৰণ নিৰ্কপণ কৰি মনুষ্য জাতিৰ অশেষ উপকাৰ সাধিছে; শব্দৰ তত্ত্ব নিৰ্কপণ কৰি টেলিফোনেৰে এঠাইব শব্দ আনঠাইলৈ চলাব পাৰিছে, আৰু শব্দ ধৰি ফনোগ্ৰাফ, গ্ৰামোফোন আদি যন্ত্ৰ নিৰ্মাণ কৰিছে, বশিৰ তত্ত্ব নিৰ্কপণ কৰি ফটোগ্ৰাফ কৰিছে, দৰ্শন ক্ৰিয়াৰ তত্ত্ব নিৰ্কপণ কৰি দূৰবীক্ষণ, অনুবীক্ষণ আদি যন্ত্ৰ সাজিছে, বায়ুৰ তত্ত্ব নিৰ্কপণ কৰি তাক জুলীয়া অৱস্থালৈ আনিছে আৰু আকাশত উৰি যোৱা বিমান প্ৰস্তুত কৰিছে। বিজ্ঞান-চৰ্চাৰ পৰা আজি পৰিমিত প্ৰকৃতিৰ ইমানথিনি তত্ত্ব পোৱা গৈছে আৰু চৰ্চা কৰি থাকিলে আগলৈ যে কিমান নতুন বহস্য বিদিত হ'ব, তাক কোনে ক'ব পাৰে? আচল মতে মনুষ্য জাতিৰ বৰ্তমান সভ্যতা কেৱল বিজ্ঞান-চৰ্চাৰ ফল। এতেকে এনেকুৰা বিজ্ঞান শাস্ত্ৰ যে অধ্যয়নৰ এটা ঘাই বিষয় তাক নতুন যুক্তিৰে প্ৰমাণ কৰিবৰ সকাম নাই।



কু-সংস্কার উদ্গতি পথের এটা বাধা। জাতীয় কু-সংস্কারে জাতীয় উদ্গতির পথ, আর ব্যক্তির কু-সংস্কারে ব্যক্তির উদ্গতির পথ ভেটে। বিজ্ঞানের জ্ঞানে এটা ভেটা ভাঙ্গি উদ্গতির পথ মোকলাই দিয়ে। বহুত চহা মানুহে ধনগুলৈক প্রেতব মায়া বুলি বিশ্বাস করে, কিছুমানে পৃথিবীখন হাতীর পিঠিত আছে বুলি বিশ্বাস করি, সেই হাতীয়ে গা লবালে ভূমিকম্প হয় বুলি ভাবে। এইবিলাক সামান্য কু-সংস্কারব দৃষ্টান্ত, ইয়াতকৈ গুরুতব বিষয়ত মানুহব কু-সংস্কার আছে। বিজ্ঞান শিক্ষা কবিলে তেনে কু-সংস্কার থাকিব নোরাবে। বিজ্ঞান শিক্ষারপৰা বস্তুব মূল তত্ত্ব জনা যায়, গতিকে সেই বস্তু সম্বন্ধে মানুহব মনত কোনো মিছা সংস্কার জন্মিব নোরাবে। পানী-কাষৰীয়া ঠাইত গধুলি মলিয়ান বস্তুব ভাপ ওলায়, সেই ভাপ বাজৰ পরিষ্কার বায়ুত পরিলে জ্বলি উঠে; এই কথা যি জানে সি ধনগুলৈক প্রেতব মায়া বুলি কেতিয়াও নাভাবে। কিন্তু এনে কথা বিজ্ঞান শিক্ষারপৰাহে জানিব পাৰি। এতেকে বিজ্ঞানত ভালকৈ জ্ঞান জন্মিলে মানুহব মনৰপৰা বহুত কু-সংস্কার পলাবলৈ বাধ্য হয়।

বিজ্ঞান শাস্ত্ৰ নানা বিধি আছে, সকলো বিধিৰ সম্পূর্ণ জ্ঞান লাভ কৰা বৰ দুঃকৰ কথা, সেই দেখি মানুহে এবিধি বিজ্ঞানৰ মাথোন চৰ্চা কৰে। আগৰ বিজ্ঞানবিদ্ পণ্ডিতসকলৰ একোজনে একোটা বিষয়ৰ বিজ্ঞানহে চৰ্চা কৰিছিল। কিন্তু এটা বিষয়ৰ সম্পূর্ণ জ্ঞান লাভ কৰিবলৈ সকলো বিষয়ৰ অলপ অলপ জানিব লাগে, সকলোৰে কিষ্টিৎ কিষ্টিৎ তেহে এটাৰ সমুচ্চিত। এতেকে আগেয়ে সকলো বিষয়ৰ অলপ অলপ জ্ঞান গোটাই লৈ, পাছত এক বিষয়ত ভালকৈ লাগিব লাগে।

লেখক—সত্যনাথ বৰা,
(উৎস — সত্যনাথ বৰাৰ 'সাৰথি'ৰ পৰা লোৱা হৈছে।)

লেখকৰ পৰিচয় —

সত্যনাথ বৰা (১৮৬০-১৯২৫)ৰ জন্ম হয় গুৱাহাটীৰ ভৰলুমুখত। সৰুতেই পিতৃ-মাতৃক হেৰুৱাই খুৰাকৰ তত্ত্বাবধানত তেখেতে শিক্ষা লাভ কৰে। ১৮৮৯ চনত বি. এল. পৰীক্ষাত উত্তীৰ্ণ হৈ তেখেতে প্ৰথমে গুৱাহাটীত ওকালতি কৰে আৰু পাছত সাময়িকভাৱে আৰ্ল.ল. কলেজতো অধ্যাপনা কৰে। কিছুদিন তেখেতে কটন কলেজতো অধ্যাপনা কৰিছিল। সত্যনাথ বৰাই ছাত্রাবস্থাৰ পৰা সাহিত্য-চৰ্চাত মনোনিৰেশ কৰি প্ৰথমে গীত আৰু ভালেমান খুছটীয়া কৰিতা বচনা কৰিছিল। কিন্তু তেখেতৰ খ্যাতি প্ৰবন্ধকাৰ আৰু ব্যাকৰণবিদ হিচাপেহে। 'সাৰথি', 'চিন্তাকলি'ৰ প্ৰবন্ধবোৰে তেখেতক এগৰাকী শক্তিশালী গদ্য লেখক হিচাপে প্ৰতিষ্ঠা কৰিছে। 'বহুল ব্যাকৰণ' তেখেতৰ অসমীয়া ভাষা-জ্ঞানৰ উজ্জ্বল নিৰ্দৰ্শন। তেখেতৰ আন দুখন গ্ৰন্থ হ'ল 'সাহিত্য বিচাৰ' আৰু 'আকাশ বহস্য'।

ক — পাঠভিত্তিক ক্রিয়া

ক্রিয়া-কলাপ

১। উত্তর দিয়া।

- (ক) বিজ্ঞান শাস্ত্র কিছি ভঁবাল ?
- (খ) বিজ্ঞানৰ বলত মানুহে কেনে ধৰণৰ কাম কৰিবলৈ ধৰিছে ?
- (গ) বিজ্ঞান-চৰ্চা কৰিলে মানুহে কি ভেদ কৰিব পাৰে ?
- (ঘ) উদ্গতি পথত কিহে বাধা দিয়ে ?
- (ঙ) ধনণ্ডলৈক কিছি মায়া বুলি মানুহে বিশ্বাস কৰে ?
- (চ) হাতীয়ে গা লৰালে কি হয় বুলি ভাৰে ?
- (ছ) বিজ্ঞান শিক্ষাৰ পৰা কি জনা যায় ?

২। ‘ধনণ্ডল’ৰ কেনেকৈ উৎপত্তি হয় চমুকৈ লিখা।

৩। ‘প্রতিধ্বনি’ কেনেকৈ হয় চমুকৈ লিখা।

৪। কি কাৰণত বিজ্ঞান শাস্ত্ৰক জ্ঞানৰ ভঁবাল বুলি কোৱা হয় ?

৫। বিজ্ঞানবিদ্সকলে শব্দ-তত্ত্ব নিৰ্কপণ কৰি কি কি আবিষ্কাৰ কৰিছে ?

৬। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।

- (ক) কু-সংস্কাৰ উদ্গতি পথৰ এটা বাধা।
- (খ) বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁবাল।
- (গ) মনুষ্য জাতিৰ বৰ্তমান সভ্যতা কেৱল বিজ্ঞান চৰ্চাৰ ফল।
- (ঘ) সকলোৱে কিঞ্চিৎ কিঞ্চিৎ তেহে এটাৰ সমুচ্চিত।

৭। বহলাই লিখা।

- (ক) পাঠৰ আলমত কু-সংস্কাৰৰ দৃষ্টান্ত কেইটামান উল্লেখ কৰা আৰু কি কৰিলে সমাজৰ পৰা কু-সংস্কাৰবোৰ দূৰ কৰিব পাৰি লিখা।
- (খ) ‘বিজ্ঞান শাস্ত্ৰ অধ্যয়নৰ এটা ঘাই বিষয়’ — যুক্তিৰে তোমাৰ মতামত দাঙি ধৰা।



জানো আহা

শব্দার্থ আৰু টোকা

পৰিমিত	—	উপযুক্ত পৰিমাণৰ, জোখৰ; যেনে- পৰিমিত আহাৰ।
বিদিত	—	জ্ঞাত, প্ৰকাশিত।
ধনগুলৈ	—	জাৰুৰ, জন্মৰ মল-মূত্ৰ আদি পচা বস্তু থকা, জেকা ঠাইৰ পৰা ওলোৱা এবিধ বাষ্প। ই বতাহেৰে সংলগ্ন হ'লৈ তাত জুই উঠে আৰু সেই জুই চাকি এটাৰ নিচিনা হৈ বতাহত কিছু বেলি চলি ফুৰে; কোনো কোনো লোকে বিশ্বাস কৰে যে পৃতি থোৱা ধন-সোণৰ ই এক কালিকা আৰু বাতি বাহিৰলৈ ওলায়। সেইবাবে লোকে ইয়াক ‘ধনগুলৈ’ বোলে।
প্ৰেত	—	মৰা মানুহৰ আত্মা, ভূত, পিশাচ।
সমুচ্চিত	—	যুগ্মত, উচিত, উপযুক্ত।
দুঃকৰ	—	দুঃসাধ্য।
হাবিয়নি	—	জংঘল, বননি।
ভেদ	—	প্ৰভেদ, বহস্য, সম্ভেদ, প্ৰকাশ।
ভেটা	—	পানী অহা বন্ধ কৰিবলৈ কৰা আলি বা ঢাপ।
চহা	—	হাল-কোৰ বাই থোৱা, গাঁৱত থকা লোক।



খ —ভাষা অধ্যয়ন (ব্যাখ্যাবিক ব্যাকৰণ)

জানো আহা

পাঠটোৰ পৰা লোৱা তলৰ শব্দকেইটালৈ মন কৰা- হাবিয়নি, জুলীয়া আৰু কাষৰীয়া। এইকেইটা একেটা যৌগিক শব্দ। ইয়াত ‘হাবি’, ‘জোল’, ‘কাষ’ আদি মূল শব্দত ত্ৰয়মে -অনি, -ষৈয়া, -অৰীয়া আৰু দুয়ি প্রত্যয় যোগ হৈ উন্নিখিত নতুন অৰ্থবাচক শব্দ তিনিটা গঠিত হৈছে। এইদৰে শব্দৰ পাছত যোগ হৈ নতুন অৰ্থবাচক শব্দ গঠন কৰা প্রত্যয়ক তদ্বিতীয় প্রত্যয় বোলে। অসমীয়াত আটে কুৰিৰো অধিক তদ্বিতীয় প্রত্যয় আছে। বিস্তৃত বা জুৰি থকা অৰ্থত ‘অনি’ প্রত্যয় যোগ হোৱা শব্দ :

হাবিয়নি	=	হাবি	+	অনি
বননি	=	বন	+	অনি
ফুলনি	=	ফুল	+	অনি
কাঠনি	=	কাঠ	+	অনি
গছনি	=	গছ	+	অনি

তদ্বিত প্রত্যয় যোগ হোৱা আন কেইটামান উদাহৰণ-

মূল শব্দ	তদ্বিত প্রত্যয়	নতুন শব্দ	অর্থ
ধাৰ	-উৱা	ধৰুৱা	ধাৰ কৰা লোক
গাঁও	-অলীয়া	গাঁৱলীয়া	গাঁৱত বাস কৰা লোক

সেইদৰে ধাতুৰ পাছতো -অন, -অৰীয়া আদি প্রত্যয় যোগ কৰি নতুন অৰ্থবাচক শব্দ গঠন কৰা হয়। ধাতুৰ পাছত যোগ হোৱা এনেবোৰ প্রত্যয়ক কৃৎপ্রত্যয় বোলে। যেনে-

ধাতু	কৃৎপ্রত্যয়	নতুন শব্দ	অর্থ
গম্	-অন	গমন	যোৱা কাৰ্য
খা	-অৰীয়া	খাৱবীয়া	বেছিকে খাব পৰা লোক; খাওঁতা

অসমীয়া ভাষাত নতুন শব্দ গঠন কৰা আৰু কিছুমান প্রত্যয় আছে। যেনেঃ উপ, কু, আও, বে আদি। এই প্রত্যয়বোৰ শব্দৰ আগত যোগ হ'লৈ নতুন অৰ্থবাচক শব্দ গঠিত হয়। এনেবোৰ প্রত্যয়ক উপসর্গ বোলে। যেনে-

মূল শব্দ	উপসর্গ	নতুন শব্দ	অর্থ
বাট	আও	আওবাট	বিপথ
সংস্কাৰ	কু	কু-সংস্কাৰ	বেয়া আচাৰ

৮। তলৰ শব্দকেইটাৰ প্রত্যয় ভাঙি দেখুওৰা।


ৰোৱনী	ৰাঙ্গনি	নাইবীয়া	মৰমীয়াল
পনীয়া	জোনালী	দয়ালু	ধৰুৱা

গ—জ্ঞান সম্প্ৰসাৰণ

৯। বচনা লিখা।

(ক) দৈনন্দিন জীবনত বিজ্ঞানৰ প্ৰভাৱ।

- আৰত্তনি
- মানুহ বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল
- বিজ্ঞানৰ অৱদান
- বিজ্ঞানৰ অপকাৰ
- মন্তব্য



(খ) কম্পিউটার আৰু আধুনিক জীৱন।

- আৰঙ্গণি
- মানুহৰ দৈনন্দিন জীৱনত কম্পিউটারৰ প্ৰভাৱ
- ইয়াৰ অপকাৰ
- মন্তব্য।



(গ) দূৰদৰ্শন— ইয়াৰ ভাল-বেয়া প্ৰভাৱ।

(ঘ) কথাছবি আৰু সমাজত ইয়াৰ প্ৰভাৱ।

(ঙ) মোবাইল ফোন— ইয়াৰ উপকাৰিতা আৰু অপকাৰিতা।

১০। চমুটোকা লিখা।

(ক) থামোফোন

(খ) ইন্টাৰনেট

(গ) দূৰভাষ (Telephone)

(ঘ) অনুৰোধণ।



ঘ — প্ৰকল্প

১১। তলত উল্লেখ কৰা বিষয়বস্তুক লৈ তৰ্ক প্ৰতিযোগিতা এখন পাতা।

(ক) বিজ্ঞানৰ আৱিষ্কাৰ মানৱ সভ্যতাৰ অভিশাপ।

(খ) মোবাইল ফোনে যুৱ প্ৰজন্মৰ ওপৰত কৃ-প্ৰভাৱ পেলাইছে।

এই প্ৰতিযোগিতাত তোমাৰ মতৰ সপক্ষে আৰু বিপক্ষে ক'ব পৰাকৈ যুক্তিবোৰ লিখা।

☞ শ্ৰেণী কোঠাত তৰ্ক প্ৰতিযোগিতা পাতি ছত্ৰ-ছত্ৰীক অংশ গ্ৰহণ কৰিবলৈ দিব। বিষয়বেহীটাৰ সপক্ষে-বিপক্ষে যুক্তি দিয়াত সহায় কৰিব।

১২। পাঠৰ আলমত বিজ্ঞান-চৰ্চাৰ ফলত আৱিষ্কৃত সামগ্ৰীসমূহ তালিকাভুক্ত কৰি সেইবোৰ কোনে, কেতিয়া আৱিষ্কাৰ কৰিছিল উল্লেখ কৰা।

সামগ্ৰীৰ নাম	আৱিষ্কাৰক / উন্নৰক	সময় / চন
বেডিআ'		

☞ নিৰীক্ষণৰ পাছত শিক্ষকৰ চহী

পাঠ ৭

পাঠটোৱ পৰা আহুৰণ কৰিবলগীয়া অৰ্হতা

- গদাপাঠ পঢ়াৰ প্ৰতি আগ্ৰহী হোৱা
- বৈজ্ঞানিক দৃষ্টিভঙ্গী গঢ়ি তোলা
- পাঠভিত্তিক প্ৰশ্নাৰ উত্তৰ দিব পৰা
- শব্দৰ অৰ্থ জনা
- শব্দতত্ত্ব, বৰ্ণিতত্ত্ব, মৰ্মনভিয়াতত্ত্ব, বাহুতত্ত্ব আদিৰ বিষয়ে জনা
- প্ৰসংগ সংগতি দশ্মই ব্যাখ্যা কৰিব পৰা
- সমাজত প্ৰচলিত কু-সংকৰাৰ দূৰীভৱণৰ মনোভাৱ গঢ়ি তোলা
- উপন্থি, প্ৰত্যায় সম্পর্কৰ ধৰণো জনা
- সত্যনাম বৰা আৰু তেওঁৰ সাহিত্য প্ৰতিভা সহজে জনা
- বচনা লিখাৰ কৌশল আয়ত কৰিব পৰা
- বিদ্যাবন্ধুৰ লগত সংগতি বাখি তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পৰা
- বিজ্ঞান-চৰ্চাৰ ফলত আবিষ্কৃত সামগ্ৰীৰ বিষয়ে জনা আৰু আবিষ্কাৰকসকলক জনা

শিকাকৰ পাঠভিত্তিক অৰ্হতাৰ মূল্যায়ন

গদ্য পাঠ	গদাপাঠ ও জ্ঞান উচ্চালগণেৰ পঢ়িব পৰা	পাঠভিত্তিক প্ৰশ্নাৰ উত্তৰ দিব পৰা	শব্দৰ অৰ্থ জনা	শব্দতত্ত্ব, বৰ্ণিতত্ত্ব, মৰ্মনভিয়াতত্ত্ব, বাহুতত্ত্ব আদিৰ বিষয়ে জানি ক'ব আৰু লিখিব পৰা	প্ৰসংগ সংগতি দশ্মই ব্যাখ্যা কৰিব পৰা
ভাষা অধ্যয়ন (ব্যাবহাৰিক ব্যাকৰণ)	উপন্থি, প্ৰত্যায় প্ৰয়োগ কৰি শব্দ গঠন কৰিব পৰা	প্ৰত্যায় ভাড়িব পৰা			
জ্ঞান সম্প্ৰসাৰণ	বচনা লিখিব পৰা	বিভিন্ন বৈদ্যুতিন আহিলা আৰু যন্ত্ৰ বিষয়ো লিখিব পৰা			
প্ৰকল্প	বিদ্যাবন্ধুৰ লগত সংগতি বাখি তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পৰা	বিজ্ঞান-চৰ্চাৰ ফলত আবিষ্কৃত সামগ্ৰীৰ বিষয়ে জনা আৰু আবিষ্কাৰকসকলক জনা			

☞ অৰ্হতা আয়ত হ'লৈ ওপৰৰ তালিকাখনৰ তলাৰ বালী হ'বত ✓ চিনদিবআৰমহ'লেখ চিন দিব। অৰ্হতা আয়ত লোহোৱা শিকাকনক অতিৰিক্তভাৱে শিকাই পুনৰ মূল্যায়ন কৰিব।